

**G.৪৮IT : Aastham Srenir Babe** : A textbook in Mathematics for class-VIII in Assamese medium developed by SCERT, Assam and approved by the Government of Assam and Published by the Assam State Textbook Production and Publication Corporation Limited, Guwahati.

**FREE TEXTBOOK**

**All rights reserved :** No reproduction in any form of this book, in whole or in part (except for brief quotation in critical articles or reviews) may be made without written authorization from the copyright authorities.

© : State Council of Educational Research and Training, Assam

প্রথম প্রকাশ : ২০১৯

: অসম চৰকাৰৰ অৰ্থ সাহায্যত বিনামূলীয়াকৈ বিতৰণৰ বাবে প্ৰকাশিত পাঠ্যপুঁথি।

প্ৰকাশক : অসম ৰাজ্যিক পাঠ্যপুঁথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড, গুৱাহাটী

মুদ্রক : অৰোৰা ফাইন আর্ট্চ  
বামুণীমেদাম, গুৱাহাটী-২১

## সিদ্ধার্থ ভট্টাচার্য

Siddhartha Bhattacharya, M.A., LL.B.

Cabinet Minister

Department of Education,  
Guwahati Development Department,  
Department of Law and Justice  
Government of Assam



Block-D, 4th Floor,  
Assam Secretariat,  
Dispur, Guwahati-781006,  
Assam



## শুভেচ্ছাবণী..

শিক্ষা—মানব সভ্যতার মেরুদণ্ড; সমাজ এখনৰ অগ্রগতিৰ মূল চালিকা শক্তি। সেৱে নতুন প্ৰজন্মক সঠিক শিক্ষাবে শিক্ষিত কৰি তোলাতো অগ্রজ সকলৰ দায়িত্ব। চৰকাৰবো এই ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ ভূমিকা আছে। শিক্ষানুষ্ঠানত শিক্ষা প্ৰহণৰ প্ৰধান আহিলা হ'ল পাঠ্যপুঁথি। একেোখন ভাল পাঠ্যপুঁথিয়ে ছা৤্ৰ জীৱনৰ জ্ঞানৰ উকা দিশবোৰ পূৰণ কৰে। যি জ্ঞানে তেওঁলোকক ভৱিষ্যতে সুনাগৰিক কাপে গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰে। আৰ্থিকভাৱে স্বজ্ঞলৰ লগতে আৰ্থিকভাৱে অনগ্ৰহন ছা৤্ৰ-ছা৤্ৰীয়েও যাতে পাঠ্যপুঁথিৰ অভাৱত শিক্ষা প্ৰহণত বাধা নাপায় তাৰ বাবে অলম চৰকাৰ দায়িত্বশীল।

এই সকলো দিশ চালি-জাৰি চাই আমাৰ চৰকাৰৰ বিগত বৰ্ষসমূহত চৰকাৰী, প্ৰাদেশীকৃত আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহৰ 'ক' শ্ৰেণীৰ পৰা উচ্চ মাধ্যমিক পৰ্যায়ৰ অন্তৰ্ভুক্ত কৰি 'দশম' শ্ৰেণীলৈকে সকলো ছা৤্ৰ-ছা৤্ৰীক বিনামূলীয়া পাঠ্যপুঁথি প্ৰদান কৰি আহিছে। আমাৰ চৰকাৰে উচ্চতৰ মাধ্যমিক একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছা৤্ৰ-ছা৤্ৰীৰ সুবিধার্থে আৰু উচ্চতৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ উন্নতিকৰণে এই বিনামূলীয়া পাঠ্যপুঁথি যোগানৰ আঁচনিখন প্ৰসাৰৰ ব্যৱস্থা প্ৰহণ কৰিছে। সেই উদ্দেশ্যে ২০১৮-১৯ শিক্ষাবৰ্ষৰপৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিগত শাখাৰ চৰকাৰী, প্ৰাদেশীকৃত আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়, মহাবিদ্যালয়ৰ ছা৤্ৰ-ছা৤্ৰলৈ আমাৰ চৰকাৰে মূল পাঁচটা বিষয়ৰ পাঠ্যপুঁথি বিনামূলীয়াকে যোগান ধৰাৰ ব্যৱস্থা হ্যাতত লৈছে। স্নাতক (কলা, বিজ্ঞান, বাণিজ্য) শ্ৰেণী পৰ্যন্ত চৰকাৰে বিনামূলীয়া পাঠ্যপুঁথি প্ৰদানৰো সিদ্ধান্ত লৈছে।

গুণগত শিক্ষাৰ প্ৰসাৰ আৰু শিক্ষার্থীৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ বাবে বৰ্তমানৰ চৰকাৰে অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে। দৰিদ্ৰতা যাতে উচ্চ শিক্ষা প্ৰহণৰ পথত বাধাৰ প্ৰাচীৰ স্বৰূপ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য বাখি ইতিমধ্যে বিনামূলীয়া পাঠ্যপুঁথি যোগানৰ উপৰি চৰকাৰে বছৰি কম উপাৰ্জনৰ আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিক্ষার্থীলৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ মাচুল বেহাই দিয়াৰ ব্যৱস্থা কৰিছে। মাধ্যমিক স্তৰতো ছা৤্ৰ-ছা৤্ৰীৰ নামভৰ্তিৰ মাচুল বেহাই দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা লৈছে। ইতিমধ্যে উচ্চতৰ মাধ্যমিক আৰু স্নাতক শ্ৰেণীত নামভৰ্তি কৰা দৰিদ্ৰ পৰিয়ালৰ ছা৤্ৰ-ছা৤্ৰীসকলৰ মাচুল বেহাইৰে আঁচনি বৰ্তমানৰ চৰকাৰে বাজ্যখনত প্ৰথমবাবৰ বাবে কল্পায়ণ কৰিছে। পৰৱৰ্তী সময়ত স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিব বিচৰা দুৰ্ঘায়া ছা৤্ৰ-ছা৤্ৰীসকলৰ বাবে এই আঁচনি চৰকাৰে সম্প্ৰসাৰণ কৰাৰো পৰিকল্পনা কৰিছে। ইয়ে ভৱিষ্যতে ছা৤্ৰ-ছা৤্ৰীক উচ্চ শিক্ষা প্ৰহণৰ বাবে নিশ্চয়কৈ অনুপ্ৰাপ্তি কৰিব। শিক্ষাখণক ইতিবাচক দিশৰে আওৰাই নিবলৈ বাজ্যখনৰ প্ৰাথমিক স্তৰৰ শিক্ষাৰ প্ৰকৃত মূল্যায়ন কৰাৰ উদ্দেশ্যে তথা এক স্পষ্ট আৰু সঠিক দিশ নিৰ্ধাৰণ কৰিবলৈ বাজ্য চৰকাৰে ইতিমধ্যে গুণোৎসৱৰ দৰে কাৰ্যসূচীও প্ৰহণ কৰিছে আৰু যথেষ্ট ফলপ্ৰসূত হৈছে।

শিক্ষাৰ অন্যান্য উপাদানসমূহতকৈ মূলতঃ শিক্ষার্থী-কেন্দ্ৰিক শিক্ষা ব্যৱস্থাত আমি বিশ্বাসী। সেৱে আমাৰ এই সমূহ আঁচনিৰ সফল কল্পায়ণৰ দ্বাৰা শিক্ষার্থীসকলে নিৰলস সাধনাৰে জ্ঞান আহবণৰ ব্যৱস্থা আহৰণযোগ কৰি বাস্তুৰ সম্পদকৰণে নিজকে গঢ়ি তুলিব বুলি আমি আশা বাখিছোঁ। শিক্ষার্থীসকলক বিনামূলীয়া পাঠ্যপুঁথি যোগানৰ এই মহান কাৰ্য সম্পদনৰ বাবে মই অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, অসম মাধ্যমিক শিক্ষা পৰিষদ, বাজ্যৰ শিক্ষা-গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ তথা সংশ্লিষ্ট বিভাগসমূহ আৰু অসম বাজ্যক পাঠ্যপুঁথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিবোঁ আৰু সৰ্বত্র সফলতা কামনা কৰিবোঁ।

—১৩০১২৮ ত্ৰিমোহৰ  
(সিদ্ধার্থ ভট্টাচার্য)

## পাতনি

১৯৮৬ চনৰ বাষ্টীয় শিক্ষানীতিত উল্লেখ কৰা শিশুকেন্দ্ৰিক শিক্ষা পদ্ধতিৰ সফল ৰূপায়ণৰ লগতে প্ৰাথমিক শিক্ষাক সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত বিদ্যালয়সমূহত পাঠ্যপুঁথিৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই কথাকে সাৰোগত কৰি বাজ্যিক শিক্ষা-গবেষণা আৰু প্ৰশিক্ষণ পৰিষদ অসমে, অসম চৰকাৰৰ নিৰ্দেশ সাপেক্ষে সময়ে সময়ে প্ৰাথমিক স্তৰৰ পাঠ্যপুঁথিসমূহ প্ৰস্তুত আৰু পুনৰীক্ষণ কৰি আহিছে। এই বেলি অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী ২০২০ চনৰ শৈক্ষিক বৰ্ষৰ পৰা প্ৰচলন হ'ব পৰাকৈ প্ৰাথমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্-ছাত্ৰৰ বাবে ‘গণিত’ (অষ্টম শ্ৰেণীৰ বাবে) পাঠ্যপুঁথিখন প্ৰস্তুত কৰি উলিয়াইছে। এই পুঁথিখন ‘বাষ্টীয় কেৰিকুলাম ৰূপৰেখা, ২০০৫’ৰ আধাৰত প্ৰাথমিক পৰ্যায়ৰ বাবে প্ৰস্তুত কৰা বাজ্যিক পাঠ্যক্ৰম আৰু শেহতীয়াকৈ বাষ্টীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ, নতুন দিছীৰ দ্বাৰা প্ৰস্তুত কৰা ‘শিকনৰ ফলাফল’ (Learning Outcome)ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে।

গণিতৰ প্ৰাথমিক ধাৰণাবোৰ আয়ত্ত কৰাওঁতে শিশুসকলে যাতে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য বাধি এই পাঠ্যপুঁথিখনত পৰিৱেশ ভিত্তিক ত্ৰিয়া-কলাপ সম্বৰিষ্ট কৰা হৈছে। পাঠ্যপুঁথিৰ পাঠসমূহৰ আদান-প্ৰদানৰ ক্ষেত্ৰত শিক্ষকসকলে পার্যমানে বাস্তৱ বস্তৱ সহায় লৈ শিকন পত্ৰিয়া আনন্দদায়ক কৰিব বুলি আশা কৰা হ'ল।

পাঠভিত্তিক অধিক জ্ঞানৰ আহৰণৰ বাবে এই কিতাপখনৰ কেইটামান পাঠত Q.R. ক'ড (Quick Response Code) সম্বৰিষ্ট কৰা হৈছে। Q.R. ক'ড ব্যৱহাৰৰ ক্ষেত্ৰত ছাত্-ছাত্ৰীক শিক্ষক আৰু অভিভাৱকে সহায় কৰিব।

পাঠ্যপুঁথিখন প্ৰস্তুত কৰোঁতে বিভিন্ন ক্ষেত্ৰত জড়িত অধ্যাপক, বিষয় বিশেষজ্ঞ, শিক্ষক-প্ৰশিক্ষক, শিক্ষক-শিক্ষিয়ত্বী আৰু পুনৰীক্ষকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। লগতে অসম গণিত শিক্ষায়তনৰ সভাপতি, সম্পাদক প্ৰমুখে পাঠ্যপুঁথিৰ লগত জড়িত বিষয়বৰ্তীয়াসকলকো তেওঁলোকৰ সহায় আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনালোঁ।

সদাশয় শিক্ষাপ্ৰেমী বাইজৰ গঠনমূলক দিহা-পৰামৰ্শই ভৱিষ্যতে পুঁথিখনৰ সংশোধনত বৰঙণি যোগাব বুলি আশা কৰিলোঁ।

নিৰবা দেৱী

(ড° নিৰবা দেৱী)

সঞ্চালক

বাজ্যিক শিক্ষা-গবেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম

কাহিলিপাৰা, গুৱাহাটী-৭৮১০১৯



অধ্যায়

সূচীপত্র



পৃষ্ঠা নং

1	পরিমেয় সংখ্যা	1-24
2	এটা চলকযুক্ত এক ঘাতৰ সমীকৰণ	25-44
3	চতুর্ভুজ	45-69
4	ব্যরহারিক জ্যামিতি	70-81
5	তথ্যৰ ব্যরহার	82-102
6	বৰ্গ আৰু বৰ্গমূল	103-119
7	ঘন আৰু ঘনমূল	120-128
8	পৰিমাণৰ তুলনা	129- 155
9	বীজগণিতীয় ৰাশি আৰু অভেদসমূহ	156- 172
10	গোটা আকৃতিৰ দৃশ্যায়ন	173- 181
11	পৰিমিতি	182- 208
12	সূচক আৰু ঘাত	209- 223
13	প্রত্যক্ষ আৰু ব্যস্ত সমানুপাত	224- 238
14	বীজগণিতীয় ৰাশিৰ উৎপাদক বিশ্লেষণ	239- 258
15	লেখৰ সৈতে পৰিচয়	259- 277
16	সংখ্যাৰ সৈতে ধেমালি	278- 297
	উক্তৰমালা	298-314



## —ঃ আষ্টম শ্রেণীর গণিতৰ শিকনৰ ফলাফল ঃ—

**ছাত্র-ছাত্রীয়ে—**

- চানেকিৰ সহায়ত পৰিমেয় সংখ্যাৰ ঘোগ, বিয়োগ, পূৰণ আৰু হৰণ সমষ্টীয় ধৰ্মবোৰ সাধাৰণীকৰণ কৰিব পাৰিব।
- দুটা পৰিমেয় সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ উলিয়াবলৈ শিকিব।
- 2, 3, 4, 5, 6, 9 আৰু 11ৰ বিভাজ্যতাৰ নিয়মবোৰ প্ৰমাণ কৰি চাৰ জানিব।
- বিভিন্ন পদ্ধতিবে সংখ্যাৰ বৰ্গ, ঘন, বৰ্গমূল আৰু ঘন মূল নিৰ্ণয় কৰিবলৈ শিকিব।
- সূচকীয় কপত থকা সমস্যাবোৰ সমাধান কৰিব জানিব।
- চলক ব্যৱহাৰ কৰি পাজল (puzzles) আৰু দৈনন্দিন জীৱনৰ সমস্যাবোৰ সমাধান কৰিবলৈ শিকিব।
- বীজগাণিতিক বাণিজীৰ পূৰণ কৰিবলৈ শিকিব। উদাহৰণস্বৰূপে,  $(2x - 5)(3x^2 + 7)$ ৰ বিস্তাৰ কৰিবলৈ শিকিৰ।
- দৈনন্দিন জীৱনৰ বিভিন্ন সমস্যা সমাধান কৰোতে বিভিন্ন বীজগাণিতিক অভেদবোৰ ব্যৱহাৰ কৰিবলৈ শিকিব।
- বেহাই মূল্য, চতৰ্বৰ্দ্দি সূত, লাভ-লোকচান আদি সমষ্টীয় সমস্যাবিলাক্ষত শতাংশৰ ধাৰণা প্ৰয়োগ কৰিবলৈ শিকিব। উদাহৰণস্বৰূপে, যেতিয়া এটা বস্তুৰ চিহ্নিত মূল্য আৰু প্ৰকৃত বেহাই মূল্য দিয়া থাকে তেতিয়া শতকৰা বেহাই নিৰ্ণয় কৰোতে বা এটা লেনদেনত যেতিয়া কিনাদাম আৰু লাভ দিয়া থাকে তেতিয়া শতকৰা লাভ নিৰ্ণয় কৰোতে শতাংশৰ ধাৰণা প্ৰয়োগ কৰিব পাৰিব।
- প্ৰত্যক্ষ আৰু ব্যস্ত সমানুপাতৰ সমস্যাবোৰ সমাধান কৰিব পাৰিব।
- কোণৰ ধৰ্ম ব্যৱহাৰ কৰি এটা চতুৰ্ভুজৰ কোণ সমষ্টীয় সমস্যাবোৰ সমাধান কৰিব পাৰিব।
- সামন্তৰিকৰ বিভিন্ন ধৰ্মবোৰ পৰীক্ষা কৰি সত্যাসত্য নিৰ্ণয় কৰিব জানিব আৰু যুক্তিৰে এইবোৰৰ মাজৰ সম্পৰ্ক প্ৰতিষ্ঠা কৰিব জানিব।
- ত্ৰিমাত্ৰিক আকৃতিবোৰ এখন সমতল পৃষ্ঠত যেনে, এখিলা কাগজ বা ত্ৰিকোণত দেখুৱাৰ পাৰিব।
- চানেকিৰ সহায়ত অয়লাৰৰ সমৰক (Euler's relation) টো প্ৰমাণ কৰি চাৰ পাৰিব।
- কম্পাছ আৰু ঢিখি বা পোন কাষ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ চতুৰ্ভুজ অংকন কৰিবলৈ জানিব।
- ট্ৰিপিজিয়াম আৰু আন বহুভুজ আকৃতিবোৰৰ কালি বৰ্গাকৃতিৰ জালি/লেখ কাগজ ব্যৱহাৰ কৰি উলিয়াব পাৰিব আৰু আৰু সূত্ৰৰ সহায়ত সত্যাসত্য নিৰ্কণ কৰিব পাৰিব।
- বহুভুজৰ কালি নিৰ্ণয় কৰিব পাৰিব।
- আয়তীয় ঘনক আৰু চিলিওৰ জাতীয় বস্তুৰ পৃষ্ঠভাগৰ কালি আৰু আয়তন নিৰ্ণয় কৰিবলৈ জানিব।
- দণ্ডচিৰ আৰু পাইচিৰ অংকন কৰি ব্যাখ্যা কৰিব জানিব।
- পূৰ্বতে পোৱা তথ্য বা আগতে ঘটা ঘটনাৰ ভিত্তিত যেনে, ডাইচ আৰু মুদ্ৰা বাবে বাবে দলিয়াই ভৱিষ্যতে হ'ব পৰা ঘটনাৰ সত্ত্বাৰনাৰ ওপৰত আনুমানিক সিদ্ধান্ত ল'বলৈ শিকিব।